

অসম বিধান সভা
তৰাবিহীন প্ৰশ্ন নং: ৯৯
উত্তৰ দিয়া তাৰিখ: ০৭/০৭/২০২৬

প্ৰশ্ন নং : ৯৯

শ্ৰী দীপক কুমাৰ দাস, বিধায়ক

বিষয় : ১৮৮৬ চনত প্ৰতিষ্ঠিত বৰপেটা নগৰৰ ঐতিহ্যবাহী ব্যৱসায়িক কেন্দ্ৰৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণ, সৰ্থেবাৰী কাঁহ-পিতলৰ ঐতিহ্যবাহী কৃতীৰ শিল্পৰ সংৰক্ষণ আৰু শিল্পীসকলৰ আৰ্থ-সামাজিক উন্নয়ন আৰু বৰপেটা সমষ্টিৰ বাবে CIDFৰ অধীনত প্ৰস্তাৱিত ধনৰাশি সন্দৰ্ভত।

প্ৰশ্ন

মাননীয় বিত্ত বিভাগৰ মন্ত্ৰী মহোদয়ে অনুগ্ৰহ কৰি জনাবনে :

- (ক) ১৮৮৬ চনত প্ৰতিষ্ঠিত বৰপেটা নগৰৰ ঐতিহ্যবাহী ব্যৱসায়িক কেন্দ্ৰটোৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ বাবে চৰকাৰে কোনো বিশেষ আঁচনি গ্ৰহণ কৰিছে নেকি? যদিহে কৰিছে, কেনেকুৱা ধৰণৰ?
- (খ) সৰ্থেবাৰীৰ কাঁহ-পিতল শিল্পৰ সংৰক্ষণ আৰু শিল্পীসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? যদিহে কৰিছে, জনাব।
- (গ) বৰপেটা সমষ্টিৰ বাবে CIDF ৰ অধীনত পূৰ্বে প্ৰস্তাৱিত আৰু অনুমোদিত ধনৰাশি পুনৰ মোকলাই দিয়াৰ পৰিকল্পনা কৰিছে নেকি? জনাব।

(ঘ) পূৰ্বে এই শিতানত ১০০ (এশ) কোটি টকা ধাৰ্য্য কৰা আছিল। ইয়াৰ বিষয়ে জনাব।

উত্তৰ

মাননীয় বিত্ত বিভাগৰ মন্ত্ৰী, শ্ৰী জয়ন্ত মল্ল বৰুৱা মহোদয়ে উত্তৰ দিব :

(ক) ১৮৮৬ চনত প্ৰতিষ্ঠিত বৰপেটা নগৰৰ ঐতিহ্যবাহী ব্যৱসায়িক কেন্দ্ৰটোৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ সবিশেষ তথ্য বিত্ত বিভাগত উপলব্ধ নহয়।

(খ) ২০১৮-১৯ বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰীৰ থলুৱা উদ্যোগ বিকাশ (MMTUBA) আঁচনিৰ অধীনত Bell Metal Artisans & Trading Co-operative Society Ltd., Sarthebari-ক অনুদান হিচাপে ১.০০ কোটি টকা প্ৰদান কৰা হৈছিল।

২০১৯-২০ বিত্তীয় বৰ্ষত ২৫৪ জন কাঁহ-পিতল শিল্পীৰ বেংকৰ বকেয়া ঋণ মাফ কৰাৰ উদ্দেশ্যে ৪.২৭ কোটি টকা আৰ্থিক অনুদান প্ৰদান কৰা হৈছিল।

ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে ৩২ জন শিল্পীয়ে ইতিমধ্যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা পৰিচয় পত্ৰ লাভ কৰিছে। ইয়াৰে ২৬ জন শিল্পীয়ে উন্নত সঁজুলি লাভ কৰিছে আৰু ৬ জন শিল্পীয়ে বেংকৰ পৰা ১.০০ লাখ টকাকৈ ঋণ লাভ কৰিছে। তদুপৰি, প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা পৰিচয় পত্ৰ লাভ কৰা ৩২ জন শিল্পীক Indian Institute of Packaging (IIP), Delhi-ৰ জৰিয়তে পেকেজিং উন্নয়ন (Packaging Development) বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

সৰ্থেবাৰীৰ প্ৰসিদ্ধ কাঁহ-পিতল শিল্পৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ বিত্ত (কৰাৰোপণ) বিভাগে ৩০/০৬/২০১৭ তাৰিখলৈকে (অৰ্থাৎ GST আইন প্ৰবৰ্তন হোৱাৰ আগলৈকে) কাঁহ-পিতল সামগ্ৰী ওপৰত কোনো বিক্ৰী কৰ আৰোপ কৰা নাছিল। বৰ্তমান GST আইন বলবৎ হোৱাৰ সময়ত অসম চৰকাৰে “প্ৰতিপূৰণ আঁচনি”, **The Assam Goods and Services Tax (Reimbursement for Indigenous Bell Metal Industries) Scheme, 2025**, অধিসূচনা নং: eCF No. 654225/143 তাৰিখ ১৪-০৭-২০২৫ প্ৰযোজ্য কৰিছে। এই আঁচনিৰ অধীনত GST কৰ দাতাই নগদ ধনেৰে ৰাজ্যিক GST (SGST) জমা কৰা কৰৰ ১০০ % ৰাজ্য চৰকাৰে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছে।

(গ) বিত্ত বিভাগৰ পৰা সমষ্টিভিত্তিক CIDF আঁচনিৰ কোনো ধন আবণ্টন কৰা নহয়। সেয়েহে এই তথ্য বিত্ত বিভাগত উপলব্ধ নহয়।

(ঘ) এই তথ্য বিত্ত বিভাগত উপলব্ধ নহয়।
